

Press Release by Ministry of Health and Family Welfare (13.03.2020)

March 13, 2020

স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰণালয়ৰ দ্বাৰা প্ৰেছ বিজ্ঞপ্তি (13.03.2020)

মাৰ্চ 13, 2020

ভাৰত চৰকাৰে ৰাজ্য চৰকাৰ/ কেন্দ্ৰীয় শাসিত অঞ্চলসমূহৰ লগ হৈ কোভিড- 19 সংক্ৰমণ প্ৰতিৰোধ, নিয়ন্ত্ৰণ আৰু পৰিচালনা ৰোধ কৰিবৰ কাৰণে স্বতঃপ্ৰণোদিতভাৱে আৰু অতি সক্ৰিয়তাৰে বিভিন্ন পদক্ষেপ হাতত লৈছে। উচ্চতম ৰাজনৈতিক আৰু প্ৰশাসনিক স্তৰত পৰিস্থিতিৰ নিৰন্তৰ পৰ্যালোচনা আৰু পৰ্যবেক্ষণৰ কাৰণে জনসাধাৰণৰ স্বাৰ্থত নিৰ্ণায়ক নিবাৰণ আৰু প্ৰাক-উদ্বাগমূলক পদক্ষেপসমূহ যেনে ভ্ৰমণ নিষেধাজ্ঞা, ভিছা স্থগিতকৰণ আৰু আত্ম কোৱাৰেনটাইনৰ দৰে কাৰ্যসমূহক কৰা হৈছে।

বিমানবন্দৰ আৰু বন্দৰগাহসমূহত যাত্ৰীৰ প্ৰৱেশৰ সময়ত নজৰদাৰী আৰু সাৰ্বজনীন স্ক্ৰীনিং স্থাপন, কোভিড- 19 প্ৰভাৱিত দেশসমূহৰ পৰা ভাৰতীয় নাগৰিকসকলক উভতাই অনা, পৰ্যাপ্ত লেবৰেটৰী আৰু কোৱাৰেনটাইনৰ সুবিধাৰ সৈতে দেশে কোভিড- 19ৰ নিয়ন্ত্ৰণ আৰু পৰিচালনাত ব্যাপক অৱদান আগবঢ়াইছে।

সমগ্ৰ ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত সামাজিক নজৰদাৰী, কোৱাৰেনটাইন, আইছলেছন ৱাৰ্ড, পৰ্যাপ্ত পি পি ই, প্ৰশিক্ষিত জনশক্তি, দ্ৰুত সহায়কাৰী দলৰ দৰে সকলো আৱশ্যকীয় সুবিধাসমূহক আৰু অধিক জোৰদাৰ কৰি তুলি হৈছে।

ভাৰত চৰকাৰে এতিয়ালৈকে মালদ্বীপ, ম্যানমাৰ, বাংলাদেশ, চীন, আমেৰিকা যুক্তৰাষ্ট্ৰ, মাডাগাস্কাৰ, শ্ৰীলংকা, নেপাল, দক্ষিণ আফ্ৰিকা আৰু পেৰুৰ 48 জন নাগৰিকৰ সৈতে 1031 জনক দেশলৈ উভতাই আনিছে।

আজিৰ তাৰিখলৈকে, কোভিড- 19 প্ৰভাৱিত দেশৰ পৰা উভতাই অনা 890 জন ব্যক্তিক 14 দিনৰ পৃথকে ৰাখি ঘৰলৈ উভতাই পঠোৱা হৈছে আৰু প্ৰটকল অনুসৰি তেওঁলোকৰ পৰীক্ষাত নিগেটিভ পোৱা গৈছে।

1 ফেব্ৰুৱাৰী আৰু 3 ফেব্ৰুৱাৰী 2020 তাৰিখে চীনৰ য়ুহানৰ পৰা অনা 654 জন ব্যক্তিক 18 ফেব্ৰুৱাৰী 2020ত হস্পাতালৰ পৰা ঘৰলৈ যাবলৈ দিয়া হৈছে।

জাপানৰ পৰা উভতাই অনা 124 গৰাকী আৰু চীনৰ পৰা অনা 112 গৰাকী ব্যক্তিক কোভিড-19ৰ দ্বিতীয় পৰ্যায়ৰ পৰীক্ষাৰ ফল নিগেটিভ অহাত আজি ঘৰলৈ উভতিছে।

ভাৰত চৰকাৰে যিকোনো প্ৰমুখ কোভিড-19 প্ৰভাৱিত দেশৰ পৰা ভাৰতীয় নাগৰিকসকলক উভতাই অনাৰ ক্ষেত্ৰত অসৰহ কাম কৰি আছে। ভাৰতে সেই দেশসমূহলৈ বৈজ্ঞানীকৰ লগতে প্ৰয়োগশালা আৰু অভিকৰ্মৰ কাৰণে উপকৰণ পঠিয়াইছে। এতিয়ালৈকে ইৰাণত 1199 নমুনা সংগ্ৰহ কৰা হৈছে আৰু পৰীক্ষাৰ কাৰণে ভাৰতলৈ অনা হৈছে।

ভাৰতীয় বায়ু সেনাৰ এখন বিশেষ জাহাজেৰে 10 মাৰ্চ 2020 তাৰিখে ইৰানৰ পৰা 58 জন যাত্ৰীক উভতাই অনা হৈছে। ভাৰতে ইৰানৰ পৰা মানুহক উভতাই অনাৰ কাৰণে মহান বিমানৰ ব্যৱস্থা কৰিছে আৰু আজি 44 গৰাকী যাত্ৰীৰ সৈতে এখন বিমান মুম্বাইত আহি উপস্থিত হয়হি। এই যাত্ৰীসকলক মুম্বাইৰ নাৱিকৰ সুবিধা কেন্দ্ৰত কোৱাৰেণ্টিন কৰি ৰখা হৈছে। আন এখন মহান বিমান অহা কালি দিল্লীত আহি উপস্থিত হব বুলি আশা কৰা হৈছে। প্ৰয়োজন অনুসৰি, যিসকলৰ টেষ্টৰ ৰিপোর্ট নিগেটিভ আহিছে সেইসকলক উভতাই অনাৰ কাৰণে এনেধৰণৰ আৰু কেইবাখনো বিমানৰ ব্যৱস্থা কৰা হব। প্ৰটকল অনুসৰি ভাৰতে ইৰানত পজিটিভ পোৱা ৰোগীসকলক চিকিত্সাত সহযোগ কৰিছে।

স্বাস্থ্য মন্ত্ৰণালয়ৰ পৰা চৰকাৰে চাৰিগৰাকী ডক্তৰৰ এটা দল ৰোমলৈ প্ৰেৰণ কৰিছে। ভাৰতে পৰৱৰ্তী পৰীক্ষাৰ কাৰণে তাত থকা ভাৰতীয়সকলৰ নমুনা সংগ্ৰহ কৰাৰ কাৰণে পৰ্যাপ্ত সামগ্ৰী আৰু অভিকৰ্মৰ সৈতে ৰোমত উপস্থিত হৈছে।

ইয়াৰ উপৰিও, 30 টা মনোনীত বিমানবন্দৰত 10,876 খন বিমাৰ পৰা মুঠ 11,71,061 গৰাকী যাত্ৰীক স্ক্ৰীনিং কৰিছে। 3,062 গৰাকী যাত্ৰী আৰু 583 গৰাকী সংস্পৰ্শিত ব্যক্তিক আই ডি এছ পি/ মনোনীত চিকিত্সালয়লৈ প্ৰেৰণ কৰা হৈছে। 42,296 গৰাকী ব্যক্তিক সামাজিক নজৰদাৰীৰ আওতালৈ অনা হৈছে, তাৰে 2,559 গৰাকীৰ লক্ষণে দেখা দিছে আৰু 522 গৰাকীক চিকিত্সালয়ত ভৰ্তি কৰোৱা হৈছে। মুখ্য আৰু সাধাৰণ বন্দৰগাহসমূহত অতিৰিক্তভাৱে 25,204 গৰাকীক স্ক্ৰীনিং কৰা হৈছে আৰু 14 লাখতকৈ অধিক লোকক স্থলবন্দৰত স্ক্ৰীনিং কৰা হৈছে।

অজি পৰ্যন্ত, দেশত কোভিড-19ৰ 81 টা নিশ্চিত কেচ ধৰা পৰিছে। তাৰে, কেৰেলাৰ 3 জনক চিকিত্সা কৰাৰ পিছত ঘৰলৈ উভতাই পঠোৱা হৈছে। ইয়াৰ উপৰিও, চাফদৰ্জাৰ পৰা 7 জন আৰোগ্য হৈছে। এই নিশ্চিত কেচসমূহৰ, 64 টা কেচ ভাৰতীয় নাগৰিকৰ, 16 টা ইটালী নাগৰিকৰ আৰু 1 টা কেনেডাৰ নাগৰিকৰ। এই কেচসমূহৰ সংস্পৰ্শ চিহ্নাক্তকৰণক সক্ৰিয়ভাৱে চলাই থকা হৈছে। এতিয়ালৈকে, ইয়াৰদ্বাৰা 4000 তকৈ অধিক সংস্পৰ্শক চিহ্নাক্ত কৰি নজৰদাৰী কৰি ৰখা হৈছে।

নিশ্চিত কেচসমূহৰ ভিতৰত দেশত কোভিড- 19ৰ দ্বাৰা মৃত্যু হোৱা প্ৰথম ঘটানাটোও অন্তৰ্ভুক্ত হৈ আছে। কৰ্ণাটকৰ 76 বয়সীয়া এজন ব্যক্তিৰ মৃত্যু হাপানি আৰু উচ্চ ৰক্তচাপৰ কাৰণে হোৱা বুলি নিশ্চিত কৰা হৈছে। প্ৰটকল অনুসৰি সকলো ধৰণৰ সতৰ্কতামূলক ব্যৱস্থাৰ সৈতে কৰ্ণাটকৰ ৰাজ্যিক স্বাস্থ্য বিভাগৰ দ্বাৰা সংস্পৰ্শিত ব্যক্তিসকলক স্ক্ৰীনিং আৰু হোম কোৱাৰেণ্টিনৰ কাম আৰম্ভ কৰিছে আৰু সুক্ষ্মভাৱে নিৰীক্ষণ কৰা হৈছে।

ভাৰতীয় নাগৰিকসকলক বিদেশলৈ অপ্ৰয়োজনীয় যাত্ৰাৰ পৰা বিৰত থাকিবলৈ আৰু অধিকভাৱে আক্ৰান্ত আৰু মৃত্যু হোৱা দেশসমূহলৈ ভ্ৰমণৰ পৰা বিৰত থকাৰ কাৰণে চৰকাৰে ভ্ৰমণ নিৰ্দেশনা নিৰ্দেশনা জাৰি কৰা হৈছে। ভাৰতলৈ উভতি অহা আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলক তেওঁলোকৰ স্বাস্থ্যৰ পৰ্যবেক্ষণ কৰা উচিত আৰু চৰকাৰৰ দ্বাৰা উল্লেখ কৰা প্ৰয়োজনীয় কৰিবলীয়া আৰু নকৰিবলগীয়াখিনি পালন কৰা উচিত।

যদি কোনো লক্ষণ যেনে জ্বৰ, শুকান কাঁহ, উশাহ লোৱাত কষ্ট আদি ধৰা পৰে তেন্তে ডাক্তৰৰ পৰামৰ্শ লওঁক আৰু মন্ত্ৰণালয়ৰ 24X7 হেল্পলাইন - 011-23978046 ত ফোন কৰক। মনত ৰাখিব ডাক্তৰক লগ ধৰিবলৈ যোৱাৰ সময়ত মাস্ক পৰিধান কৰিবলৈ নাপাহৰিব।

DISCLAIMER : This is an approximate translation. The original is available in English on MEA's website and may be referred to as the official press release.